

Total No. of Printed Pages—8

**2 SEM TDC MTH G 1**

**2 0 1 6**

( May )

**MATHEMATICS**

( General )

Course : 201

( Matrices, Ordinary Differential Equations  
and Numerical Analysis )

Full Marks : 80  
Pass Marks : 32/24

Time : 3 hours

*The figures in the margin indicate full marks  
for the questions*

**GROUP—A**

( Matrices )

( Marks : 20 )

1. (a) মেট্রিক্স বর কোটির সংজ্ঞা দিয়।

1

Define rank of a matrix.

( 2 )

- (b) তলৰ পাতনিটো অভিলম্ব কগত প্ৰকাশ কৰি কোটি নিৰ্ণয় কৰা :

4

Find the rank of the following matrix by reducing it to normal form :

$$A = \begin{bmatrix} 0 & 1 & -3 & -1 \\ 1 & 0 & 1 & 1 \\ 3 & 1 & 0 & 2 \\ 1 & 1 & -2 & 0 \end{bmatrix}$$

- (c) দেখুওৱা যে—

Show that—

$$\text{rank}(AA^T) = \text{rank } A$$

3

2. (a) দেখুওৱা যে তলৰ সমীকৰণকেইটা সুসংগত আৰু সিং্হত সমাধান কৰা :

5

Show that the following equations are consistent and find their solution :

$$x + y + z = 6$$

$$x + 2y + 3z = 14$$

$$x + 4y + 7z = 30$$

- (b) অভিলক্ষণ মূল আৰু অভিলক্ষণ ভেষ্টৰ সংজ্ঞা লিখা। 2

Define characteristic roots and characteristic vectors.

- (c) কেলে-হেমিল্টন উপপাদ্যটো লিখা আৰু প্ৰমাণ কৰা। 5

State and prove Cayley-Hamilton theorem.

( 3 )

অথবা / Or

তলৰ পাতনিটোৱ অভিলক্ষণ মূল আৰু অনুৰূপ  
অভিলক্ষণ ভেষ্টৰ নিৰ্ণয় কৰা :

5

Determine the characteristic roots and  
corresponding characteristic vectors of  
the following matrix :

$$A = \begin{bmatrix} 8 & -6 & 2 \\ -6 & 7 & -4 \\ 2 & -4 & 3 \end{bmatrix}$$

**GROUP—B**

**( Ordinary Differential Equations )**

( Marks : 30 )

3. (a) অৱকলৰ দ্বিতীয়-ক্ৰমৰ আদৰ্শগত আকাৰৰ বৈধিক  
সমীকৰণটো লিখা ।

1

Write the standard form of second-order  
linear differential equation.

- (b) যি কোনো এটাৰ সমাধান কৰা :

Solve any one :

$$(i) \frac{dy}{dx} + y \cot x = 2 \cos x$$

$$(ii) x \frac{dy}{dx} + \frac{y^2}{x} = y$$

( 4 )

(c) যি কোনো এটাৰ সমাধান কৰা :

3

Solve any one :

$$(i) \quad p^2 y - p(xy + 1) = 0$$

$$(ii) \quad \tan^{-1} p = px - y, \text{ where (য'ত) } p = \frac{dy}{dx}$$

(d)  $x = e^z$  পৰিৰ্ব্বন্তনটো ব্যৱহাৰ কৰি তলৰ অৱকল  
সমীকৰণটো বৈধিক আকাৰত লিখা :

3

Using the transformation  $x = e^z$ , reduce  
the following equation to a linear  
differential equation :

$$x^2 \frac{d^2 y}{dx^2} + x \frac{dy}{dx} + y = 0$$

4. (a) যি কোনো দুটাৰ সমাধান কৰা :

$3 \times 2 = 6$

Solve any two :

$$(i) \quad \sec^2 y \frac{dy}{dx} + 2x \tan y = x^3$$

$$(ii) \quad \frac{d^2 y}{dx^2} + 9y = \cos 4x$$

$$(iii) \quad \frac{d^2 y}{dx^2} + 6 \frac{dy}{dx} + 5y = 16e^{3x}$$

(b) যি কোনো এটাৰ সমাধান কৰা :

4

Solve any one :

$$(i) \quad x^2 \frac{d^2 y}{dx^2} - 4x \frac{dy}{dx} + 6y = x^4$$

$$(ii) \quad x^2 \frac{d^2 y}{dx^2} + 2x \frac{dy}{dx} = \log x$$

( 5 )

5. যি কোনো দুটা প্রশ্নের উত্তর করা :

$5 \times 2 = 10$

Answer any two questions :

(a) প্রথম মাত্রার অবকলনীয় বাশি আঁতবাই তলৰ  
সমীকৰণটো সমাধান কৰা :

Removing the first-order derivative, solve  
the following equation :

$$\frac{d^2y}{dx^2} - 2 \tan x \frac{dy}{dx} + 5y = 0$$

(b) স্বতন্ত্র চলক সলনি কৰি সমাধান কৰা :

Solve by changing the independent  
variable :

$$\frac{d^2y}{dx^2} + \frac{2}{x} \frac{dy}{dx} + \frac{n^2}{x^4} y = 0$$

(c) প্রাচল তেদ নিয়মেৰে

$$\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = X$$

সমীকৰণটো সমাধান কৰা য'ত  $P$ ,  $Q$  আৰু  $X$  হৈছে  
 $x$  ৰ ফলন।

Apply the method of variation of  
parameter to solve the equation

$$\frac{d^2y}{dx^2} + P \frac{dy}{dx} + Qy = X$$

where  $P$ ,  $Q$  and  $X$  are the functions of  $x$ .

( 6 )

GROUP—C  
( Numerical Analysis )  
( Marks : 30 )

6. (a) সঁচ নে মিছ লিখা :

1

Write True or False :

“বাইছেকচন স্ক্রিপ্টো সদায় অভিসাবি।”

“Bisection method is always convergent.”

(b) দীজগণিতীয় সমীকরণ সমাধানৰ বাবে নিউটন-বাফচন পদ্ধতি বৰ্ণনা কৰা।

4

Describe Newton-Raphson method for solving an algebraic equation.

অথবা / Or

পুনৰুক্তি পদ্ধতি ব্যৱহাৰ কৰি  $2x - \log_{10} x = 7$  সমীকৰণটোৰ এটা মূল নিৰ্ণয় কৰা।

4

Find one root of the equation  $2x - \log_{10} x = 7$  by using iteration method.

(c) ৰেগুলা ফলাচি পদ্ধতি প্ৰয়োগ কৰি  $x^3 - 3x - 5 = 0$  সমীকৰণটোৰ বাস্তৱ মূল ঢৃতীয় দশমিক হানলৈ শুন্দৰমান নিৰ্ণয় কৰা।

4

Use the Regula Falsi method to obtain a root of  $x^3 - 3x - 5 = 0$  correct to three decimal places.

( 7. )

অথবা / Or

দ্বি-ভাজন পদ্ধতি প্রয়োগ করি  $x^2 - x - 1 = 0$   
সমীকরণটোর বাস্তুর মূল নির্ণয় করা।

4

Find the real root of the equation  
 $x^2 - x - 1 = 0$  using bisection method.

(d) গাউচ-জড়ান পদ্ধতি ব্যবহাব করি সমাধান করা : 6

Solve by Gauss-Jordan method :

$$4x + 3y - z = 6$$

$$3x + 5y + 3z = 4$$

$$x + y + z = 1$$

অথবা / Or

একঘাট সমীকরণ প্রণালী সমাধানৰ বাবে গাউচৰ অপনয়ন  
পদ্ধতি বৰ্ণনা করা।

6

Describe Gauss elimination method to  
solve the system of linear equations.

7. (a)  $\Delta$  অপাবেটোৰ সংজ্ঞা লিখা। 1

Define operator  $\Delta$ .

(b) মান নির্ণয় করা : 2

Evaluate :

$$\Delta^3(e^{ax+b})$$

(c) দেখুওৱা যে—

Show that—

$$E \equiv 1 + \Delta$$

2

( 8 )

(d) লাগ্রেঞ্জের অন্তর্বেশন সূত্রটো প্রতিপন্থ কৰা।

5

Deduce Lagrange's interpolation formula.

অথবা / Or

দিয়া আছে—

Given—

$x$	1	2	3	4	5	6	7	8
$f(x)$	1	8	27	64	125	216	434	512

তেন্তে  $f(7.5)$  নির্ণয় কৰা।

5

then find  $f(7.5)$ .

(e) সংখ্যাত্মক অনুকলন-সম্পর্কীয় চিয়চনৰ এক-তৃতীয়াংশ  
সূত্রটো প্রতিপন্থ কৰা।

5

Derive Simpson's one-third rule for numerical integration.

অথবা / Or

ট্রেপিজিয়ডেল পদ্ধতি প্রয়োগ কৰি মান নির্ণয় কৰা :

5

$$\int_0^1 \frac{1}{1+x^2} dx$$

Find

$$\int_0^1 \frac{1}{1+x^2} dx$$

by trapezoidal rule.

★ ★ ★